

Total number of printed pages-12

1 (Sem-4) MAT 3

2025

## MATHEMATICS

Paper : MAT0400304

(Analytical Geometry)

Full Marks : 60

Time : 2½ hours

*The figures in the margin indicate full marks for the questions.*

1. Answer the following questions :  $1 \times 8 = 8$

তলত দিয়া প্রশ্নবোরৰ উত্তৰ দিয়া :

- (a) Find the form of the equation  $3x + 4y = 5$  when the origin is shifted to the point  $(3, -2)$ .

মূলবিন্দু  $(3, -2)$  লৈ স্থানান্তর কৰিলে  $3x + 4y = 5$  সমীকৰণৰ কৃপ কি হ'ব উলিওৱা।

- (b) Under what condition the equation  $ax^2 + 2hxy + by^2 = 0$  represents a pair of perpendicular straight lines ?

কি চৰ্ত সাপেক্ষে  $ax^2 + 2hxy + by^2 = 0$  সমীকৰণে দুডাল পৰম্পৰ লম্ব বেখা প্ৰতিনিধিত্ব কৰিব ?

(c) Write true or false (শুন্দি নে অঙ্গুল লিখা) :

The degree of an equation is an invariant under orthogonal transformation.

লাঞ্চিক ৰূপান্তৰ সাপেক্ষে এটা সমীকৰণৰ মাত্ৰা অপৰিবৰ্ত্তনীয়।

(d) Find the nature of the conic represented by polar equation  $\frac{1}{r} = 8 + 5 \cos \theta$ .

ধৰীয় সমীকৰণ  $\frac{1}{r} = 8 + 5 \cos \theta$  ই নিৰ্দেশ কৰা শাঙ্কৱটো কি হয় উলিওৱা।

(e) The axes are rotated through an angle of  $60^\circ$  without change of origin. The co-ordinates of a point are  $(4, \sqrt{3})$  in the new system. Find the co-ordinates in the old system.

মূলবিন্দু পৰিৱৰ্তন নকৰাকৈ অক্ষদ্বয়ক  $60^\circ$  কোণত ঘূৰোৱা হ'ল। নতুন অক্ষ সাপেক্ষে এটা বিন্দুৰ স্থানাংক  $(4, \sqrt{3})$ ।  
পুৰণি অক্ষ সাপেক্ষে বিন্দুটোৰ স্থানাংক উলিওৱা।

(f) Write down the equations of the asymptotes of the hyperbola  $\frac{x^2}{a^2} - \frac{y^2}{b^2} = 1$ .

$\frac{x^2}{a^2} - \frac{y^2}{b^2} = 1$  পৰাবৃত্তটোৰ অন্তস্পর্শী বেথাৰ সমীকৰণ  
লিখা।

(g) Find the norm of the vector  $\vec{v} = -3\hat{i} + 2\hat{j} + \hat{k}$ .

$\vec{v} = -3\hat{i} + 2\hat{j} + \hat{k}$  ভেক্টৰ নৰ্ম (norm) উলিওৱা।

(h) Find the volume of the parallelopiped whose adjacent edges are

$$\vec{u} = 3\hat{i} - 2\hat{j} - 5\hat{k}, \quad \vec{v} = \hat{i} + 4\hat{j} - 4\hat{k},$$

$$\vec{w} = 3\hat{j} + 2\hat{k}.$$

$$\vec{u} = 3\hat{i} - 2\hat{j} - 5\hat{k}, \quad \vec{v} = \hat{i} + 4\hat{j} - 4\hat{k},$$

$$\vec{w} = 3\hat{j} + 2\hat{k}$$
 সংলগ্ন বাহুবিশিষ্ট

parallelopiped টোৰ ঘনমাণ উলিওৱা।

2. Answer the following questions :  $2 \times 6 = 12$   
তলৰ দিয়াবোৰৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা :

(a) Reduce the equation  $2x + 3y - 6 = 0$  in the form  $lx + my = 0$  by choice of new origin on the  $x$ -axis.

$x$  -অক্ষত নতুন মূলবিন্দু স্থিৰ কৰি  $2x + 3y - 6 = 0$  সমীকৰণটো  $lx + my = 0$  আকাৰলৈ লঘুকৃত কৰা।

(b) For what value of  $k$  does the equation  $xy + 5x + ky + 15 = 0$  may represent a pair of straight lines.

- $k$  র কি মানৰ বাবে  $xy + 5x + ky + 15 = 0$   
সমীকৰণটোই দুড়াল বেখাখণ্ড নির্দেশ কৰিব?
- (c) Find the equation of the diameter of the ellipse  $3x^2 + 4y^2 = 5$  conjugate to  $y + 3x = 0$ .

$3x^2 + 4y^2 = 5$  উপবৃত্তটোৰ  $y + 3x = 0$  ব্যাসৰ  
সংযোজক (conjugate) ব্যাসডালৰ সমীকৰণ উলিওৱা।

- (d) Find the equation of the cone whose vertex is the origin and which passes through the curve of intersection of the plane  $lx + my + nz = p$  and the surface  $ax^2 + by^2 + cz^2 = 1$ .

মূলবিন্দু শীৰ্ষবিন্দুবিশিষ্ট আৰু  $lx + my + nz = p$   
সমতল আৰু  $ax^2 + by^2 + cz^2 = 1$  পৃষ্ঠৰ বক্রীয়  
ছেদাংশৰ মাজেৰে যোৱা শংকুটোৰ সমীকৰণ উলিওৱা।

- (e) A force  $\vec{F} = 3\hat{i} - \hat{j} + 2\hat{k}$  lb is applied to a point that moves on a line from  $P(-1, 1, 2)$  to  $Q(3, 0, -2)$ . If the distance is measured in feet, how much work is done?

$\vec{F} = 3\hat{i} - \hat{j} + 2\hat{k}$  lb বল প্রয়োগ কৰি এটা বিন্দু  
 $P(-1, 1, 2)$  ৰ পৰা  $Q(3, 0, -2)$  লৈ স্থানান্তৰ কৰা  
হ'ল। দূৰত্বৰ মাপ ফুটত (feet) হ'লে কিমান কাৰ্য  
সম্পাদন কৰা হ'ল উলিওৱা।

- (f) Find the centre and radius of the sphere  $x^2 + y^2 + z^2 - 2x - 4y + 8z + 17 = 0$ .  
 $x^2 + y^2 + z^2 - 2x - 4y + 8z + 17 = 0$   
গোলকটোৰ কেন্দ্ৰবিন্দু আৰু ব্যাসার্ধ উলিওৱা।

3. Answer **any four** parts :  $5 \times 4 = 20$

যিকোনো চাবিটা অংশৰ উত্তৰ কৰা :

- (a) Prove that  $a + b$  and  $ab - h^2$  obtained from  $ax^2 + 2hxy + by^2 + 2gx + 2fy + c$  remain invariant under transformation of rotation.

প্ৰমাণ কৰা যে,

$ax^2 + 2hxy + by^2 + 2gx + 2fy + c$  ৰ পৰা  
প্ৰাপ্ত  $a + b$  আৰু  $ab - h^2$  ৰাশি দুটা ঘূৰ্ণীয় ক্রমান্তৰ  
সাপেক্ষে অপৰিবৰ্তনীয় হৈ থাকে।

- (b) Prove that the straight lines represented by the equation  $ax^2 + 2hxy + by^2 + 2gx + 2fy + c = 0$  will be equidistant from origin if

$$f^4 - g^4 = c(bf^2 - ag^2).$$

প্ৰমাণ কৰা যে,

$ax^2 + 2hxy + by^2 + 2gx + 2fy + c = 0$   
সমীকৰণে প্ৰতিনিধিত্ব কৰা বেখা দুড়াল মূলবিন্দুৰ পৰা  
সমদূৰত্বত থাকিব যদিহে

$$f^4 - g^4 = c(bf^2 - ag^2).$$

- (c) If  $PSP'$  and  $QSQ'$  are two perpendicular focal chords of a conic, prove that

$$\frac{1}{PP'} + \frac{1}{QQ'} = \text{a constant.}$$

$PSP'$  আৰু  $QSQ'$  এটা শাংকৰৰ দুড়াল পৰম্পৰ লম্ব  
নাভীয় জ্যা হ'লে প্ৰমাণ কৰা যে,  $\frac{1}{PP'} + \frac{1}{QQ'} = \text{ধৰক}$

- (d) Show that the line  $lx+my=n$  is a tangent to the parabola  $y^2=4ax$  if  $ln=am^2$ .

দেখুওৱা যে,  $lx+my=n$  ৰেখাডାল  $y^2=4ax$   
অতিবৃত্তৰ স্পর্শক হব যদিহে  $ln=am^2$ .

- (e) Find the coordinates of the centre and radius of the circle— 3+2=5

$$x+2y+2z=15,$$

$$x^2+y^2+z^2-2y-4z-11=0.$$

$$x+2y+2z=15,$$

$$x^2+y^2+z^2-2y-4z-11=0$$

বৃত্তৰ কেন্দ্ৰবিন্দুৰ স্থানাংক আৰু ব্যাসার্দি উলিওৱা।

- (f) Find the equation of the right circular cylinder of radius 5 whose axis passes through  $(1, 2, 3)$  and is parallel to

$$\frac{x-4}{2} = \frac{y-3}{-1} = \frac{z-2}{2}.$$

5 ব্যাসার্দিৰিষিষ্ট এটা সৌ বৃত্তকাৰ চিলিওৱাৰ সমীকৰণ  
উলিওৱা যাৰ অক্ষ  $(1, 2, 3)$  বিন্দুৰ মাজেৰে যায় আৰু

$$\frac{x-4}{2} = \frac{y-3}{-1} = \frac{z-2}{2} \text{ ৰেখাৰ সমান্তৰাল হয়।}$$

- (g) Find the orthogonal projection of  
 $\vec{v} = \hat{i} + \hat{j} + \hat{k}$  on  $\vec{b} = 2\hat{i} + 2\hat{j}$

Also find the vector component of  $\vec{v}$   
orthogonal to  $\vec{b}$ . 3+2=5

$$\vec{v} = \hat{i} + \hat{j} + \hat{k} \text{ ভেক্টৰ } \vec{b} = 2\hat{i} + 2\hat{j} \text{ ৰ ওপৰত}$$

লম্বীয় প্ৰক্ষেপ উলিওৱা। লগতে  $\vec{b}$ ৰ লম্ব হোৱা  $\vec{v}$   
ভেক্টৰ ভেক্টৰ উপাংশ উলিওৱা।

- (h) Show that the lines

$$L_1 : x = 2+t, y = 2+3t, z = 3+t$$

$$L_2 : x = 2+t, y = 3+4t, z = 4+2t$$

intersect and find the point of intersection. 3+2=5

দেখুওৱা যে

$$L_1 : x = 2+t, y = 2+3t, z = 3+t$$

$$L_2 : x = 2+t, y = 3+4t, z = 4+2t$$

ৰেখা দুড়ালে পৰম্পৰক ছেদ কৰে আৰু ছেদবিন্দুৰ স্থানাংক  
উলিওৱা।

4. Answer **any two** parts :  $10 \times 2 = 20$

যিকোনো দুটি অংশের উত্তর করা :

(a) (i) Find the equations of the following when  $ax + by + c = 0$  and  $bx - ay + d = 0$  are considered as axes of  $x$  and  $y$  respectively

$$\text{I. } (bx - ay + d)^2 = a^2 + b^2$$

$$\text{II. } (ax + by + c)(bx - ay + d) = a^2 + b^2$$

5

$$ax + by + c = 0 \text{ আৰু } bx - ay + d = 0$$

বেখা দুড়ালক ক্রমে  $x$  অক্ষ আৰু  $y$  অক্ষ হিচাপে লৈ তলৰ সমীকৰণ কেইটা কি হব  
উলিওৱা —

$$\text{I. } (bx - ay + d)^2 = a^2 + b^2$$

$$\text{II. } (ax + by + c)(bx - ay + d) = a^2 + b^2$$

(ii) Find the equations of the bisectors of the angles between the lines  $ax^2 + 2hxy + by^2 = 0$ . 5

$ax^2 + 2hxy + by^2 = 0$  বেখাদৰ্যৰ মাজৰ কোণৰ সমদ্বিখণুকৰ সমীকৰণ উলিওৱা।

(b) (i) Prove that the tangents at the ends of a pair of conjugate diameters of

the ellipse  $\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1$  form a parallelogram of constant area. 5

প্ৰমাণ কৰা যে,  $\frac{x^2}{a^2} + \frac{y^2}{b^2} = 1$  উপৰতিৰ এযোৰ

সংযোজক ব্যাসৰ (conjugate diameters) প্ৰান্তবিন্দুত টনা স্পৰ্শকবোৰে এটা সামন্তৰিক সৃষ্টি কৰে যাৰ আয়তন এটা ধৰক হয়।

(ii) The plane  $\frac{x}{a} + \frac{y}{b} + \frac{z}{c} = 1$  meets the co-ordinate axes in  $A, B, C$ . Prove that the equation to the cone generated by lines drawn from  $O$  to meet circle  $ABC$  is

$$\left(\frac{b}{c} + \frac{c}{b}\right)yz + \left(\frac{c}{a} + \frac{a}{c}\right)zx + \left(\frac{a}{b} + \frac{b}{a}\right)xy = 0.$$

5

$$\frac{x}{a} + \frac{y}{b} + \frac{z}{c} = 1 \text{ সমতলে অক্ষত্রয়ক}$$

$A, B, C$  বিন্দুত ছেদ কৰে। প্ৰমাণ কৰা যে, মূল বিন্দু  $O$  ৰ পৰা  $ABC$  বৃত্তলৈ অংকণ কৰা বেখা সমূহে উৎপন্ন কৰা শংকুৰ সমীকৰণ

$$\left(\frac{b}{c} + \frac{c}{b}\right)yz + \left(\frac{c}{a} + \frac{a}{c}\right)zx + \left(\frac{a}{b} + \frac{b}{a}\right)xy = 0.$$

- (c) State the type of the conic and reduce it to canonical form :

$$11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0.$$

2+8=10

তলৰ শাংকুটোৰ প্রকাৰ উল্লেখ কৰা আৰু ইয়াক canonical ৰূপলৈ সৰলীকৃত কৰা :

$$11x^2 - 4xy + 14y^2 - 58x - 44y + 71 = 0.$$

- (d) (i) A plane passes through a fixed point  $(p, q, r)$  and cuts the axes in  $A, B, C$ . Show that the locus of the centre of the sphere  $OABC$  is

$$\frac{p}{x} + \frac{q}{y} + \frac{r}{z} = 2. \quad 4$$

এখন সমতল এটা নির্দিষ্ট বিন্দু  $(p, q, r)$  ৰ মাজেৰে যায় আৰু অক্ষক  $A, B, C$  বিন্দুত ছেদ কৰে। প্ৰমাণ কৰা যে  $OABC$  গোলকৰ কেন্দ্ৰৰ সঞ্চাৰপথ হ'ল

$$\frac{p}{x} + \frac{q}{y} + \frac{r}{z} = 2$$

- (ii) Find the cylindrical co-ordinates of a point whose cartesian co-ordinates are  $(1, \sqrt{3}, 2)$ . 2

এটা বিন্দুৰ কার্টেজীয় স্থানাংক  $(1, \sqrt{3}, 2)$  হ'লে বিন্দুটোৰ নলীয় স্থানাংক উলিওৱা।

- (iii) Find the distance between the points whose spherical co-ordinates are

$$\left(\sqrt{2}, \frac{\pi}{4}, \frac{\pi}{6}\right) \text{ and } \left(2, \frac{\pi}{3}, \frac{\pi}{3}\right). \quad 4$$

$$\left(\sqrt{2}, \frac{\pi}{4}, \frac{\pi}{6}\right) \text{ আৰু } \left(2, \frac{\pi}{3}, \frac{\pi}{3}\right)$$

গোলকীয় স্থানাংক বিশিষ্ট বিন্দু দুটোৰ মাজৰ দূৰত্ব উলিওৱা।

- (e) (i) Find the angle between a diagonal of a cube and one of its edge. 3

এটা ঘনকৰ এডল কৰ্ণ আৰু এটা দাঁতি (edge)ৰ মাজৰ কোণটো উলিওৱা।

$$(ii) \text{ Let } \vec{v} = \langle 2, 3 \rangle, \hat{e}_1 = \left\langle \frac{1}{\sqrt{2}}, \frac{1}{\sqrt{2}} \right\rangle$$

$$\text{and } \hat{e}_2 = \left\langle -\frac{1}{\sqrt{2}}, \frac{1}{\sqrt{2}} \right\rangle$$

Find the scalar components and vector components of  $\vec{v}$  along  $\hat{e}_1$

and  $\hat{e}_2$ . 4

ধৰা হ'ল  $\vec{v} = \langle 2, 3 \rangle$ ,  $\hat{e}_1 = \left\langle \frac{1}{\sqrt{2}}, \frac{1}{\sqrt{2}} \right\rangle$

আৰু  $\hat{e}_2 = \left\langle -\frac{1}{\sqrt{2}}, \frac{1}{\sqrt{2}} \right\rangle$

$\vec{v}$  ভেক্টৰৰ  $\hat{e}_1$  আৰু  $\hat{e}_2$  ৰ দিশত ভেক্টৰ উপাংশ

আৰু ক্ষেলাৰ উপাংশ উলিওৱা।

- (ii) Find the vector equation of a line in 3-space that passes through the points  $P_1(2, 4, -1)$  and  $P_2(5, 0, 7)$ .

3

$P_1(2, 4, -1)$  আৰু  $P_2(5, 0, 7)$  বিন্দুৰ  
মাজেৰে যোৱা ৰেখাডালৰ 3-space ত ভেক্টৰ  
সমীকৰণ উলিওৱা।

---